

Inaugural Meeting of the IBSA National Security Advisers

August 25, 2021

আইবিএছএ ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতাসকলৰ উদ্বোধনী বৈঠক

আগষ্ট 25, 2021

1. ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা, শ্ৰী অজিৎ ডোভাল, কে চি-য়ে আইবিএছএ ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতাসকলৰ উদ্বোধনী বৈঠক অনুষ্ঠিত কৰে ভিডিঅ' কনফাৰেন্সিংৰ যোগেদি বুধবাৰ, 25 আগষ্ট 2021 তাৰিখে।
2. এই বৈঠকখন অনুষ্ঠিত কৰা হয় আগলুক আইবিএছএ নেতা সন্মিলনৰ প্ৰস্তুতি প্ৰক্ৰিয়াৰ অংশ হিচাপে যি আইবিএছএ-ৰ ভাৰতৰ সভাপতিত্বৰ কালত অনুষ্ঠিত হ'বলৈ সূচীত হৈ আছে। প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত ভাৰতৰ সভাপতিত্বৰ বিষয়বস্তু হৈছে “জনবিন্যাস আৰু উন্নয়নৰ বাবে গণতন্ত্ৰ”। এয়া আইবিএছএ দেশসমূহৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতাসকলৰ প্ৰথম এনে বৈঠক আছিল, যি তিনিওখন দেশৰ মাজৰ ঘনিষ্ঠ সহযোগিতাৰ গুৰুত্ব প্ৰতিফলন কৰে বিশ্বত বাঢ়ি অহা ৰাজনৈতিক আৰু সুৰক্ষা প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হোৱাৰ বাবে।
3. ভাৰত, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকা হৈছে তিনিখন ডাঙৰ উন্নয়নশীল দেশ তিনিখন ভিন্ন মহাদেশত স্থিত যি গণতন্ত্ৰ আৰু বহুত্ববাদৰ সাধাৰণ নীতিৰে আৱদ্ধ। এই গুটেইকেইখন লগতে সামুদ্ৰিক দেশ।
4. বৈঠকখনত, সামুদ্ৰিক সুৰক্ষা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ আৰু আন্তৰ্জাতিক সংগঠিত অপৰাধ, আৰু চাইবাৰ সুৰক্ষাৰ ওপৰত আলোচনা অনুষ্ঠিত হয়। অংশগ্ৰহণকাৰীসকলে সন্মত হয় যে সন্ত্ৰাসবাদ, বিশেষকৈ দেশীয় পৃষ্ঠপোষকতাৰ যোগেদি সংগঠিত কৰা সীমান্ত-পাৰৰ সন্ত্ৰাসবাদ, বিশ্বযোৰা শান্তি আৰু সুৰক্ষাৰ প্ৰতি অতি সবল শংকা হিচাপে অব্যাহত আছে। তেওঁলোকে লগতে সন্মত হয় যে জড়িত ৰাষ্ট্ৰীয় এজেন্সিসমূহৰ মাজত তথ্য বিনিময়, শ্ৰেষ্ঠ অভ্যাসৰ বিনিময় আৰু ক্ষমতা নিৰ্মাণত সহযোগিতা উন্নত কৰিবলৈ।
5. সামুদ্ৰিক সুৰক্ষাক ভৱিষ্যতৰ সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হিচাপে চিনাক্ত কৰা হয়। সমুদ্ৰীয় ডকাইতি আৰু ড্ৰাগছ আৰু মানৱ চুৰাং ব্যৱসায়ৰ সৈতে যুঁজ দিয়া পদ্ধতিসমূহ শক্তিশালী কৰিবলৈ আৰু যোগাযোগ আৰু শক্তিৰ আৰু সামুদ্ৰিক সম্পদ, যেনে মাছ মৰাৰ বহনশীল শোষণৰ বাবে সমুদ্ৰীয় ৰেখাৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ সন্মত হোৱা হয়। ত্ৰিপক্ষীয় ‘আইবিএছএএমএআৰ’ সামুদ্ৰিক অনুশীলনীৰ আগলুক চক্ৰ অতি সোনকালে অনুষ্ঠিত কৰা হ'ব। ভাৰতে লগতে ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাক আমন্ত্ৰণ কৰে 2022 চনৰ মিলন নৌকা বাহিনী অনুশীলনীৰ বাবে। ভাৰতে প্ৰতিখন দেশৰ নিজ নিজ শক্তিৰ ভিত্তিত নিৰাপত্তা উদ্যোগসমূহৰ

মাজত সহযোগিতা আৰু সামুদ্রিক মঞ্চকে ধৰি মঞ্চসমূহৰ যুটীয়া উন্নয়নৰ বাবে সম্পদৰ ব্যৱহাৰৰ বাবে প্ৰস্তাৱ দিয়ে।

6. তিনিওখন দেশৰ প্ৰতিনিধিসকলে লগতে সন্মত হয় চাইবাৰ সুৰক্ষাত ব্যৱহাৰিক সহযোগিতা উন্নত কৰিবলৈ আৰু চাইবাৰ সুৰক্ষাৰ ওপৰত এক বিশেষজ্ঞ গোট বৈঠক অনুষ্ঠিত কৰিবলৈ ভাৰতৰ প্ৰস্তাৱ গ্ৰহণ কৰে। লগতে তেওঁলোকে ৰাষ্ট্ৰ সংঘৰ মাজত চাইবাৰ আৰু আইচিটি বিষয়সমূহৰ ওপৰত সহযোগিতা অধিক শক্তিশালী কৰিবলৈ সন্মত হয়।

নতুন দিল্লী

আগষ্ট 25, 2021

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.